


# কৃষিক্ষেত্র উৎপোক্ষ

## সুসংহত নিয়ন্ত্রণ প্রণালী



ড° অক্ষয় কুমাৰ শৰ্মা  
ড° সুধাংশু ভাগৱতী  
ড° কৃতিদ্বীপন শৰ্মা

পার্থ প্রতিম জ্ঞানোদয় দাস  
ড° এলাংবম বিদ্যাৰাণী দেৱী  
নাংচেনা মানপুঁ



সর্বভাৱতীয় আঁচনি-ভূমিজ সঞ্চিপনী অপপ্রাণী  
পতংগতত্ত্ব বিভাগ  
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট- ৭৮৫০১৩



# কৃষি ক্ষেত্রে উইপোক সুস্থিত নিয়ন্ত্রণ প্রণালী

## উই বা উইপোক কি ?

উইপোকবা হল পতঙ্গৰ আইছোপ্টেরা (Isoptera) বর্গৰ অন্তর্ভূত এবিধ অতি অনিষ্টকাৰী পতঙ্গ। ইহাতক এবিধ সামাজিক পতঙ্গ হিচাপে গণ্য কৰা হয়, কিয়নো কৰ্মভৈদে উইপোকৰ বিভিন্ন অবস্থা পোৱা যায়। পৃথিবীত প্রায় ৩১০৬ বিধ উইব প্ৰজাতি আছে। উইপোকে বিভিন্ন শস্যৰ বিভুব ক্ষতিসাধন কৰাৰ লগতে বিভিন্ন ঘৰকৰা সা-সামগ্ৰী, আচৰাৰ আদিৰো প্ৰচৰ ক্ষতি সাধন কৰে। সাধাৰণতে উইপোকবাই হাফলু তৈয়াৰ কৰে যদিও হাফলু তৈয়াৰ নকৰা উইপোকবাৰ প্ৰজাতিও পোৱা যায়।

## উই পৰকৰাৰ জাত বিভাজন :

### ১) প্রাথমিক প্ৰজনক : বজা আৰু ৰাণী হল উইজাক এটিৰ প্রাথমিক প্ৰজনক।


ক) ৰাণী : ৰাণীজনী হল উইজাকৰ মূল মাত্ৰ অৰ্থাৎ কণী পৰাৰ মূল আধাৰ। ৰাণীজনীৰ দৈৰ্ঘ ৫.০-৮.০ ছেঁ মিঃ পৰ্যন্ত হয়। মাখনৰ দৰে বগা পেটটোত উজ্জল মটিয়া বঙ্গৰ পথালি বেখা থাকে। ইয়াৰ দ্বাৰা ৰাণীজনী সহজে চিনাঞ্চকৰণ কৰিব পাৰি। জনন-তন্ত্ৰটোৱে ৰাণীজনীৰ সম্পূৰ্ণ পেটটো আণুবি থাকে।

খ) বজা : নিষেচন নোহোৱা কণীৰ পৰা বজাৰ জন্ম হয়। বজাই হৈছে জাকটোৰ পিতৃ আৰু বজাই ৰাণীৰ সৈতে ৰাজকীয় কুঠৰীত সহবাস কৰে। ৰাণীতকৈ আকাৰত যদিও বজা যথেষ্ট সৰু হয়, তথাপি জাকটোৰ অন্য পৰৱৰ্বোৰতকৈ কিছু ডাঙু হয়। বজাৰ জীৱনকাল ৰাণীতকৈ চুটি আৰু যেতিয়া এটা বজাৰ মৃত্যু হয়, তেতিয়া জাকৰ অন্য এটা পৰৱৰ্বাই বজাৰ স্থান অধিকাৰ কৰে।

২) মাধ্যমিক প্ৰজনক : দুয়োটা লিংগ থকা সৰু পাখিযুক্ত অথবা পাখিবিহীন উইপোক এই জাতত অন্তৰ্ভূত আৰু ইহাতে মাটিত জীৱন অতিবাহিত কৰে। যদি কেতিয়াবা সম্পূৰ্ণৰূপে জাকটোত বজা বা ৰাণীজনীৰ মৃত্যু হয়, তেতিয়া মাধ্যমিক প্ৰজনকে বজা-ৰাণীৰ দায়িত্ব লয়।

৩) বন্ধ্যা উই : প্ৰজনন ক্ষমতা নথকা বন্ধ্যা উইবোৰে কৰ্মী উই, সৈনিক উই আদি হিচাবে বিভিন্ন কাৰ সমাপন কৰে।

ক) কৰ্মী উই : নিষেচন হোৱা কণীৰ পৰা কৰ্মী উইপোকবোৰৰ জন্ম হয়। আকাৰত ইহাতবোৰ সৈনিক বা প্ৰতিৰক্ষকবোৰতকৈ সৰু হয়। দাঁতবোৰ কিছু পৰিমাণে বিকশিত আৰু খাদ্য প্ৰহণত ব্যৱহৃত হয়। ইহাতে কণীবোৰৰ প্ৰতিপালন কৰে আৰু বিপদৰ সময়ত কণীবোৰ আন ঠাইলৈ কঢ়িয়াই লৈ যায়। কৰ্মী উইপোকবোৰে ৰাণীক আহাৰ যোগান ধৰাৰ লগতে মাটিৰ তলৰ বাহত ভেঁকুৰৰ বাগিছা (Fungal garden-Ambrosia) গঠন কৰে। উইপোকৰ সকলোৰেৰ জাতৰ ভিতৰত কেবল পূৰ্ণাংগ কৰ্মী উইবোৰেহে শস্য আৰু ঘৰকৰা আচৰাৰ ক্ষতি সাধন কৰে।



উই পৰকৰাৰ জাত বিভাজন

খ) সৈনিক/প্রতিরক্ষক : অনিষ্টেচিত কণীর পৰা প্রতিরক্ষক উইপকৰাৰ সৃষ্টি হয়। পকৰাৰ জাকটোতে প্রতিৰক্ষকবোৰ বিশেষভাৱে বিকশিত হয়। ডাঙৰ মূৰ আৰু শক্তিশালী কাঁচি আকাৰৰ দাঁত থকাৰ বাবে ইহাতে বক্ষকৰ ভূমিকা পালন কৰে। উইৰ জাকটোত দুই ধৰণৰ প্রতিৰক্ষক দেখা বোৱা যায়।

i) দাঁতযুক্ত প্রতিৰক্ষক : এই প্রতিৰক্ষকৰ ডাঙৰ আৰু শক্তিশালী দাঁত থাকে কিন্তু মুখৰ আগফালে “শোষণ অংগ” ডাল (Rostrum) নেথাকে। ইহাতে সাধাৰণতে বহিৰাগত শক্তিৰ পৰা উইৰ জাকটোক সুৰক্ষা প্ৰদান কৰে।

ii) নাচুটি প্রতিৰক্ষক : ইহাতৰ মধ্যমীয়া আকাৰৰ সমূখৰ “শোষণ অংগ” এডাল থাকে। অৱশ্যে ইহাতৰ দাঁতবোৰ যথেষ্ট সৰু আৰু অবিকশিত। দাঁতবোৰ অবিকশিত যদিও শক্তিৰ ওপৰত হানিকাৰক বাসায়নিক দ্রব্য ছটিযাই ইহাতে হাফলুটোক সুৰক্ষা প্ৰদান কৰে।

উইপকৰাই কেনেধৰণৰ শস্যত ক্ষতি সাধন কৰে ?

যিবোৰ শস্য আৰু গছ-গছনিত প্ৰচৰ পৰিমাণে চেলুলজ থাকে, তেনেবোৰ শস্যহে উইপোকৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে মাকৈ, ঘেঁষ, কুঁহিয়াৰ, কপাহ, বাদাম, চয়াবীন, চাহগছ, বিভিন্ন ফলমূলৰ গছ-গছনি, উদ্যান ৰোপণ শস্য, ঘাঁহ আদিত উইপোকৰ আক্ৰমণ বেছিকে পৰিস্কৃত হয়। ইয়াৰ উপৰিও বিভিন্ন বনাঞ্চলতো উইপোকৰ উপদ্রব দেখা পোৱা যায়।

উইপোকৰ আক্ৰমণ কৰা গছ-গছনিবোৰ কেনেকৈ চিনাঙ্গ কৰিব ?

উই পকৰাই শস্যৰ শিপাবোৰ খাই নষ্ট কৰি পেলোৱাৰ ফলত গছজোপা শুকাই হালধীয়া হৈ পৰে। মূল শিপা আৰু চুলি শিপাবোৰ নষ্ট হোৱাৰ ফলত গছে মাটিৰ পৰা প্ৰয়োজনীয় পুষ্টি-মৌল আৰু পানী আহৰণ কৰিব নোৱাৰাৰ ফলত গছৰ শ্ৰীবৃন্দি নহয়। কিছুমান উইপোকৰ প্ৰজাতিয়ে গা-গছৰ ভিতৰৰ অংশ, বিশেষকৈ শুৰিৰ ওচৰৰ অংশৰ ভিতৰৰ সাহভাগ খাই ফোপোলা কৰি তাত মাটি ভৰাই দিয়ে আৰু গছ জোপাৰ ক্ষতি সাধন কৰে তথা মাটিৰ পৰা পোষকদ্রব্য আহৰণত বাধা প্ৰদান কৰে।

খেতিডৰাত উইপকৰাৰ সুসংহত নিয়ন্ত্ৰণ কেনেকৈ কৰিব ?

উইপকৰাৰ সু-সংহত নিয়ন্ত্ৰণৰ ব্যৱস্থাবলী তলত উল্লেখ কৰা হ'ল-

- ১) একেডৰা মাটিতে একেবিধ শস্যকে বছৰৰ পাছত বছৰ ধৰি খেতি কৰি থাকিলে মাটিৰ সাকৰা গুণ আৰু গঠন দুৰ্বল হৈ পৰে। এনে ধৰণৰ ভূমিত খেতি কৰিলে শস্যবোৰ শ্ৰীবৃন্দি নহয় আৰু সহজতে উইপোকৰ দ্বাৰা আক্ৰান্ত হয়। সেয়েহে এনেবোৰ ভূমিত শস্যৰ ক্ৰম পৰিৱৰ্তন কৰি বিশেষকৈ শিপাত টেমুনা বন্ধা মাহজাতীয় শস্যৰ খেতি বছৰেকত এবাৰ- দুৰ্বাৰ কৰিব লাগে।
- ২) যিবিলাক কৃষিভূমিত উইপোকৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি, তেনেবোৰ কৃষিভূমিত অনুমোদিত বীজৰ হাৰতকৈ অধিক হাৰত বীজ সিচিব/ৰোপণ কৰিব লাগে।
- ৩) খেতি এডৰা উইপোকৰ পৰা বক্ষা কৰিবলৈ মাত্ৰাধিক সেউজ সাৰ, কেঁচা বা আধা কেঁচা পচন সাৰৰ প্ৰয়োগ বৰ্জন কৰিব লাগে।
- ৪) পূৰ্বৰ খেতিৰ বৈ যোৱা মূঢ়া, ডাল-পাত আৰু অন্যান্য অৱশিষ্টবোৰ মাটিডৰাৰ পৰা আঁতৰাই পেলোৱাৰ ব্যৱস্থা নকৰিলে উইপোকবোৰ এইবোৰত আগ্ৰায় লোৱাৰ সুবিধা পায়।
- ৫) অলাগতীয়াল ঘাঁহ-বন আৰু অন্যান্য অৱশিষ্টবোৰ আঁতৰাই সময়ে সময়ে জুই লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।
- ৬) মাকৈ খেতি সঠিক সময়ত নচপালে উইপোকে বিস্তৰ ক্ষতি সাধন কৰে; সেয়েহে সঠিক সময়ত শস্য চপায় অনাৱশ্যকভাৱে পথাৰত নাৰাখি ভৰাললৈ অনাৰ ব্যৱস্থা কৰিব লাগে।

- ৭) সময়ে সময়ে আনুষাংগিক শস্য পরিচর্যা ব্যবস্থারলী হাতত ল'লে উইপোকৰ ক্ষতি কিছু পৰিমাণে হ'লেও ৰোধ কৰাত সহায় হয়।
- ৮) বৰ্ষা-নির্ভৰশীল শস্যবোৰ জলসিদ্ধিত শস্যবোৰতকৈ সোনকালে উইপোকৰ দ্বাৰা আক্ৰমণ হয়। জলসিদ্ধিত কৃষিভূমি তথা অতিৰিক্ত পানীয়ে উইপোকৰ চালচলনত বিকল্প প্ৰভাৱ পেলায়। সেয়েহে শস্যৰ গুটি সিঁচাৰ আগতেই উইপোকৰ সমস্যা থকা পথাৰডৰা পানীৰে ভালদৰে ডুব ঘোৱাকৈ জলসিদ্ধিত ব্যবস্থা কৰিব লাগে।
- ৯) ৰ'দৰ বতৰত পথাৰডৰা দকৈ হাল বাই উইপোকৰ সংখ্যা যথেষ্ট পৰিমাণে কমাব পাৰি।
- ১০) “যান্ত্ৰিক পদ্ধতি”ৰেও উইহাফলুৰ বাণীজনী হাফলুত বিচাৰি উলিয়াই ধৰ্মস কৰিলে উইবোৰ সমূলক্ষে ধৰ্মস হয়।
- ১১) বিভিন্ন পৰভোজী প্ৰাণী, যেনে-ঃ মকৰা, গুৰুৰৰা, মাৰি, বৰল আৰু পৰৱাই উইপোকক ভক্ষণ কৰি প্ৰাণিন আহাৰণ কৰে। ইয়াৰ উপৰিও ভেঁকুলী, বিভিন্ন সৰীসৃপ, চৰাই-চিৰিকটি, বাদুলী আদিয়েও উইপোকবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে।
- ১২) বিভিন্ন পতংগৰোধী ভেঁকুৰ, যেনে- মেটাৰহিজিয়াম এনিচ'প্লি আৰু বিউভেবিয়া বেছিয়ানা ১০ গ্ৰাম/বৰ্গ মিটাৰত প্ৰয়োগ কৰি উইহাৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি।
- ১৩) পতংগনাশক কৃমি যেনে- হেটেৰ'হেৰডিটিচ বেষ্টেৰিওফ'ৰা আৰু স্টেইনাৰনিমা এবুচি প্ৰতি বৰ্গ মিটাৰত ১০ গ্ৰামকৈ প্ৰয়োগ কৰিও উইপৰুৰা নিয়ন্ত্ৰণত সুফল পাৰ পাৰি।
- ১৪) নিম, গুফুল, ধূতৰা, বিহলঙনী, বঙালী এড়া আদিৰ পাতৰ পৰা নিষ্কাষিত দ্রব্যৰ মিশ্ৰণ ৫-১০ মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই কৰ্মী উইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি।
- ১৫) ৰাসায়নিক নিয়ন্ত্ৰণ : মাটিত জীৱন অতিবাহিত কৰাৰ বাবে উইপোকৰ নিয়ন্ত্ৰণ অতি কঠিন। কীটনাশক দ্রব্য যেনে- ক্লথিয়ানিদিন ৫০ ডি.গ্ৰেড ছি জি ৭-৮ মিঃ লিঃ প্ৰতি ১৫ লিটাৰ পানীত মিহলাই হাফলুবোৰত প্ৰয়োগ কৰিব লাগে। প্ৰয়োগ কৰাৰ আগতে হাফলুবোৰৰ মূৰবোৰ ভাঙি লোৱাটো নিতান্তই প্ৰয়োজন।
- ১৬) শস্য বিশেষে উইপোকৰ নিয়ন্ত্ৰণ :

কুহিয়াৰ ৰোৱাৰ আগতে আগবোৰ (তিনিটা কলিযুক্ত) উইপোকৰ পৰা বক্ষা পাবলৈ ক্লথিয়ানিদিন ৫ ডি.গ্ৰেড ডি.জি. ১ মিঃ লিঃ প্ৰতি ২ লিটাৰ পানীৰ মিশ্ৰণত আধাৰণ্টা ডুবাই ৰাখিহে সংৰক্ষণ কৰিব লাগে। আনহাতে কুহিয়াৰ, ঘেঁষ, মাহজাতীয় শস্য আদি ৰোপণ কৰাৰ সময়ত মাটিৰ লোৱবোৰত এই কীটনাশকবিধি স্পেছ হিচাপে প্ৰয়োগ কৰি ৰোপণ কৰিব লাগে।

যিকোনো অপকীটৰ দৰে উইপোকৰ সংখ্যা মাত্ৰাধিক বাঢ়ি গ'লে শস্য, ঘৰ-দুৱাৰ, কৃষি সঁজুলি তথা অন্যান্য সামগ্ৰীৰ বিস্তৰ ক্ষতি কৰিব পাৰে। সময়োচিত নিয়ন্ত্ৰণ প্ৰণালী হাতত লৈ এই ক্ষতি হুাস কৰিব পাৰি।



ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ‘টি. এছ. পি.’ অনুদানেৰে মুদ্ৰিত আৰু  
অসম কৃষি বিশ্ববিদ্যালয়ৰ গবেষণা সঞ্চালকালয় (কৃষি)ৰ দ্বাৰা প্ৰকাশিত।  
বুলেটিন নং ১ এ এ ইউ/ডিআৰ/২৩/বি ইউ/৬৩৯/২০২৩-২৪

